

“হে প্ৰিয় সন্তান:- এতিয়া কলিযুগৰ ৰাতি পূৰা হৈছে, নৱ যুগ বনাবলৈ পিতায়ে আহিছে, এইকাৰণে তুমি জাগি উঠা, পিতাক স্মৰণ কৰি নিজৰ বিৰ্কম বিনাশ কৰা”

প্ৰশ্ন : যি সকল সন্তানে বুদ্ধি সত্ৰোপধান হৈছে তে লোকৰ চিন কি ?

উত্তৰ : তেওঁলোকে আনক নিজৰ সমান বনাবলৈ চিন্তা কৰি থাকিব। তেওঁ লোকে নিজৰ আৰু আনৰ কল্যাণ কৰিবলৈ যুক্তি ৰচনা কৰি থাকিব। দিনে প্ৰতি দিনে সেৱাত লাগি থাকিব।

প্ৰশ্ন : তুমি সন্তানে কোনটো ডাঙৰ কাৰোৱাৰ পোৱা হৈছে ?

উত্তৰ :গোটেই দুনিয়া খনক পিতাৰ পৰিচয় দিয়াৰ কাৰোৱাৰ বহুত ডাঙৰ হয়। কোনো আত্মাক পিতাৰ পৰিচয় দিয়াৰ অবিহনে থাকিব নোৱাৰে। ৰাতি দিন চিন্তা চলি থাকিব যে কেনেকৈ বুজাওঁ,শংখধনি কেনেকৈ কৰোঁ।

ধাৰণ কৰিবৰ কাৰনে মুখ্য সাৰ :-

১) জ্ঞান ধন দান কৰিবলৈ কৃপনালী নকৰিবা। নিজৰ আৰু আনৰ উন্নতিৰ কাৰণে যুক্তিয়া উলিয়াবা।

২) মানুহৰ পৰা দেৱতা হবলৈ পঢ়িবা আৰু পঢ়াবা। কঠোৰ হিচাব কিতাবক যোগবলেৰে শেষ কৰিবা।

আশীৰ্বাদ:- লগৰীয়া জনৰ লগত থকাৰ বাবে আনন্দৰ অনুভৱ কৰি যুগ্ম ৰূপধাৰী হোৱা :-

যেতিয়াও অকলশৰীয়াৰ অনুভৱ হয় তেতিয়া সেই সময়ত বিদ্ধ ৰূপক স্মৰণ নকৰিবা। সেইটো কষ্টকৰ হব, সেই কথাৰ পৰা অসাৰ যেন লাগিব। সেই সময়ত নিজৰ আনন্দৰ অনুভৱৰ কাহিনীক স্মৃতিত আনিবা, নিজৰ স্বপ্নানৰ প্ৰাপ্তিৰ কথাৰ লিখনি নিজৰ সন্মুখলৈ আনা। মাথো মগজুৰে স্মৰণ নকৰিবা কিন্তু অন্তৰেৰে সংগীৰ লগত থাকি সকলো সম্বন্ধৰ মৰমৰ ৰস অনুভৱ কৰা- এইটোও মনমনাভৱ হয় আৰু এই মনমনাভৱ হোৱাটোৱেই আনন্দদায়ক হয়।

স্লোগান:- পিতাৰ শ্ৰীমতৰ প্ৰমাণে সন্মতি জনায় থাকিলে সৰ্বশক্তিৰ অধিকাৰ পায় যাব।

